

INS Kiltan delivers 15 tons of flood relief material to Cambodia

December 30, 2020

আই এন এছ কিল্টনে ১৫ টন বানপানী সাহায্য সামগ্ৰী কাম্বোডিয়াত প্ৰদান কৰে

ডিচেম্বৰ 30, 2020

ভাৰত আৰু কাম্বোডিয়াৰ আও-পুৰণি সভ্যতামূলক আৰু বন্ধুত্বৰ সম্পৰ্কত আজি আন এক গৌৰৱময় অধ্যয় লিখা গ'ল যেতিয়া ভাৰতীয় নৌকা জাহাজ “আই এন এছ কিল্টান”য়ে 15 টন বানপানী সাহায্য সামগ্ৰী প্ৰদান কৰে, য'ত আছিল 3,000 বানপানী সাহায্য কীট কাম্বোডিয়াৰ বানপীড়িতসকলৰ বাবে। আই এন এছ কিল্টান চিহানোকভিল বন্দৰত আহি পায় 29 ডিচেম্বৰ 2020 তাৰিখে ভাৰতীয় নৌকা বাহিনীৰ অভিযান সাগৰ – ৩ অধীনত, যি কৰা হৈছে ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দৰ্শন অঞ্চলৰ সকলোৰে বাবে সুৰক্ষা আৰু উন্নতিৰ (সাগৰ)।

ৰাজকীয় কাম্বোডিয়ান নৌকা বাহিনীৰ ফালৰ পৰা, ক'মডোৰ ছথেমেৰাই উমাল আদৰণি জনাই আই এন এছ কিল্টানৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে কাম্বোডিয়াৰ মানুহৰ সাহায্য প্ৰদানৰ এই মানৱতাৰ ইংগিতৰ বাবে। 30 ডিচেম্বৰ 2020 তাৰিখে, চিহানোকভিল বন্দৰত আয়োজন কৰা এটা অনুষ্ঠানত ভাৰত চৰকাৰৰ ফালৰ পৰা ন'ম পেনৰ ভাৰত দূতাবাসৰ উপৰাষ্ট্ৰদূত আৰু দ্বিতীয় সচিব (ৰাজনীতি আৰু বাণিজ্য), মিঃ বি চুকা ৰাওৱে বিপৰ্যয় পৰিচালনৰ ৰাষ্ট্ৰীয় সমিতিৰ স্থায়ী উপ সভাপতি আৰু কাম্বোডিয়াৰ ৰাজ্যৰ প্ৰধান মন্ত্ৰী চামডেক টেকহো হন চেনৰ পৰামাৰ্শদাতা, মাননীয় মিঃ হেংগ চামুৱেনক 15 টন বানপানী সাহায্য সামগ্ৰী প্ৰদান কৰে। কাম্বোডিয়াৰ ৰাজকীয় চৰকাৰৰ ফালৰ পৰা এই বানপানী সাহায্য সামগ্ৰী গ্ৰহণ কৰি, মাননীয় চামুৱেনে স্মৰণ কৰে দুয়োখন দেশৰ মাজৰ শক্তিশালী বন্ধুত্বৰ বান্ধোনি আৰু ভাৰত চৰকাৰক কাম্বোডিয়াৰ বানপীড়িত মানুহক সহায় কৰা এই দয়ালু কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

কাম্বোডিয়ালৈ 15 টন বানপানী সাহায্য প্ৰদান কৰিবলৈ আই এন এছ কিল্টানৰ ভ্ৰমণ আৰু চিহানোকভিল বন্দৰ লৈ যোৱা, “সাগৰ অভিযান”ৰ অধীনত, হৈছে ভাৰতৰ মানৱতা সহায় আৰু বিপৰ্যয় সাহায্যৰ (এইছ এ ডি আৰ) এক অংশ বন্ধু বিদেশলৈ আৰু ভাৰতে কাম্বোডিয়াক, এক ঘনিষ্ঠ সামুদ্ৰিক চুবুৰীয়া, দিয়া গুৰুত্ব উল্লেখ কৰে।

ডিচেম্বৰ 30, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.